

Total No. of Printed Pages—7

**4 SEM FYUGP COM
(FIN/MKT/BNI/HRM)C4C**

2026

(May/June)

COMMERCE

(Core)

Paper : COM (FIN/MKT/BNI/HRM)C4C

(Advanced Financial Management)

Full Marks : 60

Time : 2½ hours

*The figures in the margin indicate full marks
for the questions.*

1. (a) শুদ্ধ নে অশুদ্ধ লিখা : 1×4=4

Write True or False :

(ii) ডেভিদ ডুরান্ডৰ মতে ঋণৰ মূলধনীকৰণৰ হাৰ স্থিৰ হৈ থাকে।

According to David Durand, the rate of debt capitalization remains constant.

(2)

(ii) অৱশিষ্ট লাভে অংশধাৰকসকলক কৰ সুবিধা প্ৰদান কৰে।

Retained earnings provide tax benefits to shareholders.

(iii) বিশেষ লভ্যাংশ নিয়মীয়া হয়।

Special dividends are regular.

(iv) নিৰাপত্তা মজুত আৰু বাফাৰ মজুত একে।

Safety stock and buffer stock are synonyms.

(b) খালী ঠাই পূৰ কৰা :

1×4=4

Fill in the blanks :

(i) ঋণৰ মূলধনৰ ব্যয় _____ মূলধনৰ ব্যয়তকৈ কম।

The cost of debt capital is lower than the cost of _____ capital.

(ii) _____ হ'ল নগদ ধনৰ প্ৰবাহৰ বৰ্তমান মূল্য আৰু প্ৰাৰম্ভিক বিনিয়োগৰ অনুপাত।

_____ is the ratio of the present value of cash inflows to the initial investment.

(iii) ৱাল্টাৰৰ মডেল হৈছে _____ লভ্যাংশৰ তত্ত্ব।

Walter's model is _____ theory of dividend.

(3)

(iv) _____ এটা উৎপাদন ইউনিটৰ প্ৰধান উপাদান।

_____ is the prime input of a manufacturing unit.

2. তলত দিয়া প্ৰশ্নসমূহৰ উত্তৰ দিয়া :

2×4=8

Answer the following questions :

(a) লীজ ফাইনান্সিঙৰ দুটা বৈশিষ্ট্য লিখা।

Write two features of lease financing.

(b) আৰ্থিক লিভাৰেজৰ যি কোনো দুটা নিৰ্ণায়ক উল্লেখ কৰা।

Mention any two determinants of financial leverage.

(c) ৱাল্টাৰৰ মডেলৰ যি কোনো দুটা অনুমান লিখা।

Write any two assumptions of Walter's model.

(d) নগদ ধন ধৰি বখাৰ দুৰকল্পনামূলক উদ্দেশ্য কি?

What is speculative motive of holding cash?

3. (a) মূলধনৰ গাঁথনি সংজ্ঞায়িত কৰা। মূলধনৰ গাঁথনি আৰু মূলধনৰ ব্যয়ৰ মাজৰ সম্পৰ্ক বিশদভাৱে আলোচনা কৰা।

3+8=11

Define capital structure. Discuss in detail the relationship between capital structure and cost of capital.

(4)

অথবা / Or

- (b) মূলধনৰ গাঁথনিৰ পৰম্পৰাগত তত্ত্ব ব্যাখ্যা কৰা।
মডিগ্লিয়ানি-মিলাৰ (MM) তত্ত্বৰ পৰা ই কেনেকৈ
পৃথক? 5+6=11

Explain the traditional theory of capital structure. How does it differ from the Modigliani-Miller (MM) theory?

4. (a) মূলধনী বিনিয়োগৰ সিদ্ধান্তত বিপদাশংকা বিশ্লেষণক
একত্ৰিত কৰাৰ লগত জড়িত পদক্ষেপসমূহ ব্যাখ্যা কৰা। 11

Explain the steps involved in integrating risk analysis into capital investment decision.

অথবা / Or

- (b) (i) এটা কোম্পানীয়ে 1000, 9% অগ্রাধিকাৰ
অংশপত্ৰ প্ৰতিটো 50 টকা মূল্যৰ 5% বেহাইত
বিলি কৰিলে। অগ্রাধিকাৰ অংশৰ মূলধনৰ ব্যয়
নিৰ্ণয় কৰা। 5

A company issues 1000, 9% Preference Shares of ₹ 50 each at a discount of 5%. Calculate Cost of Preference Share Capital.

- (ii) B লিমিটেডে 1000, 10% অগ্রাধিকাৰ অংশপত্ৰ
প্ৰতিটো 100 টকা মূল্যৰ 95 টকাকৈ বিলি কৰে
আৰু বিলি কৰা বছৰৰ পৰা দশম বছৰৰ শেষত
ঘূৰাই দিব। অগ্রাধিকাৰ অংশৰ মূলধনৰ ব্যয় নিৰ্ণয়
কৰা। 6

26P/1472

(Continued)

(5)

B Ltd. issues 1000, 10% preference shares of ₹ 100 each at ₹ 95 redeemable at the end of 10th year from the year of issue. Calculate the Cost of Preference Share Capital.

5. (a) লভ্যাংশৰ অপ্ৰাসংগিকতা তত্ত্বৰ MM মডেলৰ বিষয়ে
আলোচনা কৰা। 11

Discuss the MM model of irrelevance theory of dividend.

অথবা / Or

- (b) লভ্যাংশ নীতি কি? সুস্থ লভ্যাংশ নীতিৰ প্ৰয়োজনীয়
উপাদানসমূহৰ বিষয়ে আলোচনা কৰা। 3+8=11

What is dividend policy? Discuss the essential elements of a sound dividend policy.

6. (a) নগদ ধন ব্যৱস্থাপনাৰ গুৰুত্বৰ বিষয়ে আলোচনা কৰা
আৰু ফলপ্ৰসূ নগদ ধন ব্যৱস্থাপনাৰ গুৰুত্বপূৰ্ণ
কৌশলসমূহ উল্লেখ কৰা। 5+6=11

Discuss the importance of cash management and mention the important strategies of effective cash management.

26P/1472

(Turn Over)

(6)

অথবা / Or

- (b) ABC লিমিটেডে খুচুৰা গ্ৰাহক ব্যৱসায়ত নিয়োজিত আৰু তলত দিয়া তথ্যসমূহ প্ৰদান কৰিছে। আগন্তুক বাজেটৰ বাবে অনুমানিত কাৰ্য্যকৰী মূলধন নিৰ্ণয় কৰা আৰু মতামত আগবঢ়োৱা :

11

ABC Ltd. is in retail consumer business and provides the following information. You are required to determine the estimated working capital for the next budget and also give comments :

অনুমানিত বাৰ্ষিক বিক্ৰী (52 সপ্তাহ)

—52,00,000 টকা

Projected annual Sales (52 weeks)

—₹ 52,00,000

বিক্ৰীৰ খৰচৰ ওপৰত প্ৰকৃত লাভ—25%

Net profit on cost of sales—25%

গড় মজুত ধাৰণ—3 সপ্তাহ

Average stock carrying—3 weeks

ক্রেডিট চৰ্তসমূহ :

Credit terms :

দেনাদাৰ—2 সপ্তাহ

Debtors—2 weeks

পাওনাদাৰ—3 সপ্তাহ

Creditors—3 weeks

(7)

আকস্মিকতাৰ অনুমতি দিবলৈ গণনা কৰা সংখ্যাত 10% যোগ কৰা।

Add 10% to computed figure to allow contingencies.

	টকা (₹)
অনুমানিত বাৰ্ষিক বিক্ৰী	52,00,000
Projected Annual Sales	
অনুমানিত বিক্ৰী (প্ৰতি সপ্তাহত)	1,00,000
Projected Sales (per week)	
বিয়োগ : প্ৰকৃত লাভ	20,000
Less : Net Profit	
অনুমানিত সামগ্ৰী ক্ৰয় মূল্য (প্ৰতি সপ্তাহত)	80,000
Projected Cost of Goods (per week)	

★★★

26P—7500/1472

4 SEM FYUGP COM
(FIN/MKT/BNI/HRM)C4C

26P/1472

(Continued)